

**প্ৰশ্ন-** অসমীয়া ভাষাত লিঙ্গ কেইটা আৰু কি ? অসমীয়া ভাষাত কি কি প্ৰক্ৰিয়াৰে লিঙ্গ নিৰূপণ কৰা হয় উদাহৰণসহ আলোচনা কৰা । ‘অসমীয়া ভাষাৰ লিঙ্গ আংশিকভাৱে ব্যাকৰণগতবুলি ধৰিব পাৰি’ - এই উক্তিৰ যথাৰ্থতা বিচাৰ কৰা

**উত্তৰ-** লিঙ্গ শব্দৰ সাধাৰণ অৰ্থ মতা-মাইকী বা পুৰুষ স্তৰীৰ ভেদ । অসমীয়া ভাষা ঘদিও সংস্কৃতমূলীয় তথাপিও সংস্কৃতৰ দৰে অসমীয়াত লিঙ্গ সম্পূৰ্ণৰূপে একে নহয় । অসমীয়া ভাষাৰ লিঙ্গ সম্পূৰ্ণভাৱে অৰ্থভিত্তিক অৰ্থ্যাংশবদ্টোৰ গঠন অনুসৰি, শব্দটোৰ অৰ্থানুসৰিহে লিঙ্গ ব্যৱহাৰ হয় । অসমীয়া ভাষাৰ শব্দৰ লিঙ্গবিচাৰ অন্যান্য ভাষাৰ পৰা কিছু সুকীয়া আৰু এইক্ষেত্ৰত নিজস্ব কিছু বৈশিষ্ট্য আছে ।

পুৰণি অসমীয়া ব্যাকৰণৰোৰ মতে অসমীয়া ভাষাৰ লিঙ্গ চাৰিবিধি । পুং লিঙ্গ, স্ত্ৰী লিঙ্গ, ক্লীৰ লিঙ্গ আৰু উভয় লিঙ্গ । পুৰুষসূচক অৰ্থ বুজোৱা শব্দৰোৰ পুং লিঙ্গ । যেনে- মুনিহ, সিংহ, বাঘ, গৰু ইত্যাদি । (অসমীয়া ভাষাৰ ব্যাকৰণ- হেমচন্দ্ৰ বৰুৱা ) । তেনেদৰে, স্তৰীসূচক শব্দৰোৰ স্ত্ৰী লিঙ্গ । যেনে- সিংহিনী, বাঘিনী, তিৰোতা ইত্যাদি । যাৰ লিঙ্গ নিৰূপণ কৰা নাযায় আৰু যিবোৰ অচেতন বা জড় তাক ক্লীৰ লিঙ্গ বোলে । যেনে- শান্ত, বস্তু, ঘৰ ইত্যাদি । আকৌ, কিছুমান শব্দই মতা-মাইকী উভয় শ্ৰেণীকে বুজায়, সেইবোৰ উভয় লিঙ্গ । যেনে- গৰু, হাতী, কাছ, চৰাই ইত্যাদি ।

অসমীয়া ভাষাত দৰাচলতে কেৱল প্ৰাণীবাচক শব্দৰহে লিঙ্গভেদ নিৰূপণ কৰা হয় । সেয়ে, অসমীয়াত লিঙ্গ মাত্ৰ দুটাহে - পুং লিঙ্গ আৰু স্ত্ৰী লিঙ্গ । ড. গোলোক চন্দ্ৰ গোস্বামীয়ে লিঙ্গ নিৰপেক্ষ ৰূপ এটাৰ কথা ‘অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ’ত উল্লেখ কৰিছে যিটো পুৰণি অসমীয়া ব্যাকৰণৰ উভয় লিঙ্গ ৰূপৰ সৈতে একে । কালিবাম মেধিয়েও অসমীয়া ব্যাকৰণ ও ভাষাতত্ত্ব’ত উল্লেখ কৰিছে : “‘বাস্তৱিকতে অসমীয়া ভাষাৰ লিঙ্গ দুটা । সেই দুটা হৈছে (১) পুং লিঙ্গ আৰু (২) স্ত্ৰী লিঙ্গ । অচেতন পদাৰ্থ যাৰ পুৰুষ স্ত্ৰী একো চিনিব নোৱাৰিতেনে বস্তুক ক্লীৰ লিঙ্গত ধৰা হয় । কিন্তু সেই বস্তু বুজোৱা শব্দৰ কোনো বিশেষ আকৃতি নাই আৰু বেলেগ কাপো নাই । পুং লিঙ্গৰ আকৃতিয়ে তাৰ আকৃতি আৰু পুং লিঙ্গৰ কাপেই তাৰ কৰণ ।’”

নাম শব্দৰ কেতবোৰ মতা বা পুৰুষসূচক আৰু কেতবোৰ মাইকী বা স্তৰীসূচক । পুৰুষসূচক পদবোৰ পুংলিঙ্গ আৰু স্ত্ৰী বুজোৱা শব্দৰোৰ স্তৰীলিঙ্গ । আকৌ, যিবোৰ প্ৰাণীবাচক শব্দৰ লিঙ্গভেদ নিৰূপণ কৰিব নোৱাৰিব ( বাক্যত ব্যৱহাৰত অৱস্থাত ) সেইবোৰেই লিঙ্গনিৰপেক্ষ ৰূপ । যেনে- ‘গাঢ়ীখনত বহুত মানুহ আহিছে’ । ইয়াত ‘মানুহ’বোলোতে পুৰুষ স্ত্ৰী উভয়ৰে কথা কোৱা হৈছে । সেয়ে মানুহ শব্দটোক পৰমপৰাগত ব্যাকৰণৰ উল্লেখ কৰাৰ দৰে উভয়লিঙ্গ ৰূপ বুলি কৰ পাৰি । এই লিঙ্গনিৰপেক্ষ ৰূপবোৰৰ লগত প্ৰত্যয় যোগ কৰি পুংলিঙ্গ আৰু স্তৰীলিঙ্গৰ ৰূপ সাধন কৰিব পাৰি ।

যেনে- মানুহজন (পুংলিঙ্গ)

মানুহজনী (স্তৰীলিঙ্গ)

সংস্কৃত বা হিন্দী ভাষাত লিঙ্গ নিৰ্ণয় কৰা হয় বাননৰ প্ৰকৃতি অনুসৰি অৰ্থ্যাংশ শব্দৰ উৎ পত্তি আৰু গঠন অনুসৰি শব্দটোৰ প্ৰতি লক্ষ্য কৰি নহয় । সংস্কৃত ‘দাৰ’ শব্দ পুংলিঙ্গ অথচ ই তিৰোতা বুজায় । এনেদৰে, তিৰোতা বুজোৱা অন্যান্য শব্দ ভাৰ্য্যা, স্ত্ৰী, পত্ৰী আদি স্তৰীলিঙ্গ । সংস্কৃতত প্ৰত্যেক শব্দৰে নিৰূপিত লিঙ্গ আছে আৰু সেই নিৰূপিত লিঙ্গ অনুসৰি শব্দৰ ৰূপ আৰু ব্যৱহাৰৰ আছে । পুলিচ বুলিলে সাধাৰণতে মতা মানুহ বুজায় কিন্তু হিন্দী ভাষাত পুলিচ স্তৰীলিঙ্গ । সংস্কৃতত বা হিন্দী ভাষাৰ শব্দৰ ব্যাকৰণগত লিঙ্গৰ লগত সেই শব্দই বুজোৱা প্ৰাণীৰ মতা মাইকীৰ ভেদ বিচাৰৰ সম্বন্ধ নাই । তদুপৰি এইবিলাক ভাষাৰ বিশেষ্যৰ নিচিনাকৈ বিশেষণ আৰু ক্ৰিয়াৰো লিঙ্গভেদ হয় । সংস্কৃতত

বিশেষ শব্দৰ লিঙ্গ বিশেষণতো হয় । যেনে- সুন্দৰ নৰঃ(পুংলিঙ্গ), কিন্তু সুন্দৰী নাৰী (স্ত্রীলিঙ্গ) । এনেদৰে, ক্ৰিয়াৰ  
ৰাপো সলনি হয় । উদাহৰণস্বৰূপে হিন্দী ভাষাত - লড়কা আৰা হ্যায় ।(পুংলিঙ্গ)

লড়কী আৰী হ্যায় । (স্ত্রীলিঙ্গ)

গতিকে, বুজিৰ পাৰি সংস্কৃত আৰু হিন্দী ভাষাত লিঙ্গ ব্যাকৰণগত নিয়মৰেহে সিদ্ধ হয় । অসমীয়াত কিন্তু এনে  
নহয় । অসমীয়াৰ লিঙ্গ সম্পূর্ণভাৱে অথভিত্তিক অৰ্থ্যাং অৰ্থ স্পষ্ট কৰিবৰ কাৰণে শব্দটো পুৰুষসূচক নে স্ত্রীসূচক বুজাৰ  
লগা হয় । তাৰবাবে পুৰুষ বা স্ত্রীসূচক বেলেগা শব্দ ব্যৱহাৰ কৰি নাইবা মতা আৰু মাইকী বিশেষণ নাম শব্দৰ আগত  
লগলগাই বা লিঙ্গবাচক প্রত্যয় লগলগাই লিঙ্গ নিৰ্কপন কৰা হয় । ( লিঙ্গসূচক প্রত্যয় বুলি এইকাৰণেই কোৱা হৈছে যে  
ড. গোলোকচন্দ্ৰ গোস্বামীয়ে তেখেতৰ ‘অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ’ গ্ৰন্থত স্ত্রীলিঙ্গ যেনেকৈ প্রত্যয়ৰ ঘোগত সাধিত  
হয় তেনেদৰে কিছুমান পুংলিঙ্গ বাচক শব্দও পুংলিঙ্গ প্রত্যয় সাধনৰ জৰিয়তে সাধন হয় বুলি উল্লেখ কৰিছে ।) অসমীয়া  
ভাষাৰ লিঙ্গভেদ নিৰ্ণয় কৰিবলৈ তিনিটা উপায় গ্ৰহণ কৰা হয় -

(ক) কিছুমান পুৰুষ আৰু স্ত্রীসূচক শব্দ বা কেতৰোৰ নিদিষ্টতাবাচক প্রত্যয়ৰ ব্যৱহাৰৰ ঘোগেদি, কুছুমান বিশেষ শব্দ  
ব্যৱহাৰ কৰিও লিঙ্গভেদ নিৰ্কপন কৰা হয় । যেনে-

পুংলিঙ্গ	স্ত্রীলিঙ্গ
মতা মানুহ	মাইকী মানুহ
মতা হাঁহ	মাইকী হাঁহ
মানুহটো	মানুহজনী
কুকুৰটো	কুকুৰজনী

মহিলা শব্দ ব্যৱহাৰ কৰিও স্ত্রীলিঙ্গ ৰূপ কৰা ৰূপৰ উদাহৰণ হল :মহিলা কৰি, মহিলা প্ৰার্থী ইত্যাদি ।

(খ) ভিন ভিন শব্দ ব্যৱহাৰৰ ঘোগেদি । যেনে-

পুৰুষ	স্ত্ৰী
ককা	আইতা
দত্তাল	মাখুন্দী
দেওৰ	নন্দ
পো	বোৱাৰী
ভাই	ভৱী, ইত্যাদি ।

(গ) কিছুমান স্ত্ৰীপ্রত্যয়ৰ ব্যৱহাৰৰ ঘোগেদি । অসমীয়াত স্ত্ৰীপ্রত্যয় চাৰিটা- ঝি.-অনী, -নী, -ৰী । এই প্রত্যয়ৰোৰ  
ৰূপসামেক্ষ ।

(১) কিছুমান ব্যঞ্জনান্ত শব্দৰ পাছত -ঝি প্রত্যয় লগ লাগিলে মূল শব্দৰ কোনো পৰিৱৰ্তন নহয় । যেনে-  
বান্দৰ-বান্দৰী, ৰাক্ষস-ৰাক্ষসী, শিয়াল-শিয়ালী, ইত্যাদি । কেতিয়াৰা মূল শব্দৰ ও-কাৰৰ ঠাইত উ-কাৰ হয় ।  
যেনে- কোঁৰৰ-কুঁৰৰী ।

(২) কিছুমান আ কাৰান্ত পুংলিঙ্গ ৰূপৰ আ/কাৰৰ ঠাইত ঝি-কাৰ বহে আৰু মূল শব্দটোৰো ও-কাৰৰ ঠাইত  
উ-কাৰ হয় । যেনে-

পুংলিঙ্গ	স্ত্রীলিঙ্গ
----------	-------------

পেহা	পেহী
কান্দুৰা	কান্দুৰী
গেৰেলা	গেৰেলী
বোন্দা	বুন্দী

(৩) কেতিয়াৰা আ-কাৰান্ত শব্দৰ আ-কাৰৰ ঠাইত ঞ্চ-কাৰ বহে আৰু শব্দটোৰ আৰক্ষনিতে থকা আ-কাৰ আ-কাৰত পৰিণত হয় ।

যেনে-	পুংলিঙ্গ	স্ত্ৰীলিঙ্গ
অজলা		আজলী
অঞ্জলা		আঞ্জলী
মহা		মাহী
বঙ্গ		বাঙ্গী, ইত্যাদি ।

প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে ড.গোলোক গোস্মামীদেৱে তেখেতৰ অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰত বঙ্গ, অজলা, অঞ্জলা, মহা আদি শব্দৰোৰ স্ত্ৰীলিঙ্গবাচক ৰূপৰোৰ পৰা পুংলিঙ্গ বাচক ৰূপৰোৰ সধা হৈছে বুলি উল্লেখ কৰিছে । তেখেতে -আ প্রত্যয়টোক পুংলিঙ্গবাচক প্রত্যয়বুলি উল্লেখ কৰি এই প্রত্যয়ৰ যোগত পুংলিঙ্গৰ সাধন কৰা হয় বুলি উল্লেখ কৰিছে । স্ত্ৰীলিঙ্গ ৰূপৰ পৰা তাৰ স্ত্ৰীপ্রত্যয় গুচায় মূল ৰূপ নিৰ্ণয় কৰি সেই ৰূপৰ পাছত পুংলিঙ্গবাচক -আ প্রত্যয় লগ লগাই পুংলিঙ্গৰ ৰূপ নিৰ্ণয় কৰা হয় বুলি ব্যাখ্যা আগবঢ়াইছে ।

স্ত্ৰীলিঙ্গৰূপ	মূলৰূপ + পুংপ্রত্যয়	পুংলিঙ্গ ৰূপ
আজলী	আজল + আ	আজলা উ অজলা
আকৰী	আকৰ + আ	আকৰা উ অকৰা
মাহী	মাহ + আ	মাহা উ মহা

অসমীয়া স্ত্ৰীপ্রত্যয়ৰ একাধিক উপাকৃতি(Allomorph)পোৱা যায় । তলত স্ত্ৰীপ্রত্যয় কেইটাৰ উদাহৰণসহ আলোচনা কৰা হল -

- ঞ্চ: বুটী, মামী, কুঁৰৰী, বামুণী, গোপী, চেনেহী, ইত্যাদি ।
- নী: শৰ্মানী, বৰুৱানী, বৰানী, শহীকীয়ানী, নাতিনী, ইত্যাদি ।
- অনী: কমাৰনী, মিকিৰনী, হাঁহিনী, বাক্ষসিনী, গোপিনী, নাগিনী, ইত্যাদি ।
- উনী: ধুবুনী, চৰঙ্গনী, ভুতুনী, ইত্যাদি ।
- অৰী/-এৰী/-উৰী: কালৰী, ডেকেৰী, ভাঙুৰী, ইত্যাদি ।

ওপৰত উল্লেখ কৰা উপাকৃতিকেইটামানৰ প্ৰয়োগ সম্পূৰ্ণৰূপে বৰ্ণিত, যেনে- নী আৰু -উনী ৰ । বাকীৰোৰ ৰূপৰ প্ৰয়োগ আংশিকভাৱে বৰ্ণিত আৰু আংশিকভাৱে প্ৰাকৃতিগত ।

ড.গোলোক চন্দ্ৰ গোস্মামীয়ে ‘অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ’ ত অসমীয়া ভাষাৰ লিঙ্গ আংশিকভাৱে ব্যাকৰণগত বুলি ধৰিব পাৰি বুলি উল্লেখ কৰিছে । কাৰণ অসমীয়া ভাষাৰ বাক্যৰ সঁচত বিশেষ্যৰ লিঙ্গই বিশেষণটো একেই লিঙ্গৰ দাবী নকৰে । যেনে-

ধূনীয়া লৰা— ধূনীয়া ছোৱালী ,

ଭାଲ ମତା-      ଭାଲ ତିରୋତା ,  
କିନ୍ତ, ରୂପହ କୋରବ-ରୂପହି କୁରୁବି,  
ଅଜଳା ଲବା - ଆଜଳି ହୋରାଲି,  
ବଙ୍ଗ ଦମବା- ବାଙ୍ଗି ଚେଉବି,  
କାନ୍ଦୁବା ଲବା - କାନ୍ଦୁବି ହୋରାଲି, ଇତ୍ୟାଦି ।

ଏଣେ କିଛୁମାନ ବିଶେଷ୍ୟ ଆକୁ ବିଶେଷଗର ମାଜତ ସାଧାରଣତେ ସନ୍ଦତି ବନ୍ଧମା କରା ହେଁ ।